

Total number of printed pages-15

4 (Sem-1/CBCS) FAC HC/RC

2023

COMMERCE

(Honours Core/Regular)

Paper : COM-HC-1016/COM-RC-1016

(Financial Accounting)

Full Marks : 70

Time : Three hours

***The figures in the margin indicate
full marks for the questions.***

Answer either in English or in Assamese.

1. Answer ***any ten*** questions as directed :

$1 \times 10 = 10$

নিৰ্দেশ অনুসৰি যিকোনো দহটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Closing stock is valued at

সামৰণী মজুত পণ্যৰ মূল্যায়ন কৰা হয়

(i) cost price

ক্ৰয় মূল্যত

Contd.

- (ii) cost price or market price
whichever is higher

ক্রয় মূল্য নাইবা বজাৰ মূল্যৰ মাজত যিটো ডাঙৰ

- (iii) cost price or market price
whichever is lower

ক্রয় মূল্য নাইবা বজাৰ মূল্যৰ মাজত যিটো সৰু

- (iv) market price

বজাৰ মূল্যত

(Select appropriate answer)

(যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)

- (b) As per Dual Aspect Concept :

দ্বৈত হিচাপৰ ধাৰণা মতে

- (i) Assets = Liabilities – Capital

সম্পত্তি = দেনা – মূলধন

- (ii) Assets = Capital – Liabilities

সম্পত্তি = মূলধন – দেনা

- (iii) Assets = Liabilities + Capital

সম্পত্তি = দেনা + মূলধন

- (iv) Capital = Assets + Liabilities

মূলধন = সম্পত্তি + দেনা

(Select appropriate answer)

(যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)

- (c) Which of the following is not a
constituent of Central Processing Unit ?

তলত দিয়া কোনটো Central Processing Unit
ভাগ নহয়?

- (i) Arithmetical Logical Unit

এৰিথমেটিকেল লজিকেল ইউনিট

- (ii) Memory Unit

মেমৰি ইউনিট

- (iii) Input Unit

ইনপুট ইউনিট

- (iv) Control Unit

কন্ট্ৰল ইউনিট

(Select appropriate answer)

(যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)

(d) According to going concern concept, a business is viewed as having

চলিত প্রতিষ্ঠানৰ ধাৰণা অনুযায়ী, এটা ব্যৱসায়ৰ কি থকা বুলি ধৰা হয়?

(i) a limited life

এক সীমিত জীৱন

(ii) a definite life

এক নিশ্চিত জীৱন

(iii) a very long life

এক অতি দীৰ্ঘ জীৱন

(iv) an indefinite life

এক অনিশ্চিত জীৱন

(Select appropriate answer)

(যথোপযুক্ত উত্তৰটো বাচি উলিওৱা)

(e) Discount allowed to debtors is not shown in the Branch Account.

(State whether the statement is True or False)

দেনাদাৰক দিয়া ৰেহাই শাখা হিচাপত দেখুওৱা নহয়।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(f) Where a buyer under instalment system makes default in making payment of instalment, the seller has a right to repossess the goods sold.

(State whether the statement is True or False)

কিস্তি ক্ৰয় পদ্ধতিত বিক্ৰেতাক ক্ৰেতাই পণ্য মূল্য আদায় নিদিলে বিক্ৰেতাই পণ্য ঘূৰাই লোৱাৰ দাবী সাব্যস্ত কৰিব পাৰে। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(g) Branch stock account is always prepared at cost price.

(State whether the statement is True or False)

শাখা মজুত পণ্য হিচাপ সদায় ক্ৰয় মূল্যত প্ৰস্তুত কৰা হয়। (উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(h) Accounting is the language of _____.
(Fill in the blank with appropriate word/ words)

হিচাপকৰণ হ'ল _____ ৰ ভাষা।

(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (i) Under stock and debtors system, Profit/Loss of the branch is ascertained by opening a _____.

(Fill in the blank with appropriate word/words)

সম্ভাৰ আৰু দেনাদাৰ পদ্ধতিত শাখাৰ লাভ বা লোকচান _____ হিচাপ প্ৰস্তুত কৰি নিৰ্ণয় কৰা হয়।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (j) The first IFRS was published in June _____.

(Fill in the blank with appropriate word/words)

প্ৰথম IFRS _____ চনৰ জুন মাহত প্ৰকাশ কৰা হয়।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

2. Answer the following questions very briefly :
2×5=10

অতি চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) Mention *two* limitations of Accounting Principles.

হিচাপকৰণৰ নীতিসমূহৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

- (b) What is Prudence or Conservatism concept ?

সতৰ্কতা বা বক্ষণশীলতা ধাৰণা কি?

- (c) Mention *any two* distinctions between 'gross profit' and 'net profit'.

মুঠ লাভ আৰু প্ৰকৃত লাভৰ মাজত থকা যিকোনো দুটা পাৰ্থক্য উল্লেখ কৰা।

- (d) Mention *any two* features of Tally 9.

Tally 9-ৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।

- (e) Explain *any two* features of Accounting Principles.

হিচাপকৰণৰ নীতিৰ যিকোনো দুটা বৈশিষ্ট্য ব্যাখ্যা কৰা।

3. Answer *any four* questions : 5×4=20

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) Explain *any five* distinctions between cash basis and accrual basis of accounting.

নগদ ভিত্তি আৰু উপাৰ্জিত ভিত্তিৰ মাজত থকা যিকোনো পাঁচটা পাৰ্থক্য ব্যাখ্যা কৰা।

- (b) What is Computerised Accounting System? What are the advantages of using Computer in Accounting?

1+4=5

কম্পিউটাৰকৃত হিচাপ বক্ষণ প্ৰণালী কাক বোলে? হিচাপ বিদ্যাত কম্পিউটাৰ ব্যৱহাৰৰ সুবিধাবোৰ বৰ্ণনা কৰা।

- (c) Discuss four methods/approach of measurement of Business Income.

ব্যৱসায়ৰ আয় নিৰ্ধাৰণৰ মুঠ চাৰিটা ধাৰণা/পদ্ধতি আলোচনা কৰা।

- (d) From the following information, prepare a Trading A/c for the year ended 31-3-2023 :

নিম্ন উল্লেখিত তথ্যসমূহৰ পৰা 31-3-2023 চনৰ বাবে ক্ৰয় বিক্ৰয় হিচাপ বনোৱা :

	Rs.		Rs.
Stock on 1.4.2022	25,000	Sales	80,000
আৰম্ভণী মজুত		বিক্ৰয়	
Wages	5,000	Sales return	500
মজুৰী		বিক্ৰয় ফিৰং	
Purchases	30,000	Wages outstanding	100
ক্ৰয়		অপ্ৰদত্ত মজুৰী	
Purchase return	450	Carriage outward	1,000
ক্ৰয় ফিৰং		বহিৰমুখী পৰিবহণ ব্যয়	
Carriage inward	500	Stock on 31.3.2023	7,000
অন্তৰমুখী পৰিবহণ ব্যয়		সামৰণী মজুত	
Manufacturing expenses	4,000		
উৎপাদন ব্যয়			

- (e) One motor bike is purchased on hire purchase system. The term of payment is four annual instalments of Rs. 16,920 at the end of each year. The rate of interest charged is 5% p.a. Accounting year closes on 31st March each year. Calculate the amount of interest and cash price.

এখন মটৰ চাইকেল ভাড়া ক্ৰয় পদ্ধতিত কিনা হৈছিল। চুক্তিমৰ্মে 16,920 টকাকৈ বছৰি চাৰিটা সমপৰিমাণৰ কিস্তিত আদায় দিয়া হ'ব। বছৰি 5% হাৰত সুত ধাৰ্য কৰা হৈছে। হিচাপৰ বহীৰোৰ প্ৰত্যেক বছৰৰ 31 মাৰ্চ তাৰিখে সামৰণি কৰা হয়।
সুতৰ পৰিমাণ আৰু নগদ মূল্য গণনা/নিৰ্ণয় কৰা।

(f) Mention *five* distinctions between manual accounting and computerised accounting system.

হাতে লিখা হিচাপকৰণ আৰু কম্পিউটাৰকৃত হিচাপকৰণৰ মাজত পাঁচটা পাৰ্থক্য লিখা।

4. Answer *any three* questions : 10×3=30
যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) From the following Trial Balance of Shri B K Das as on 31st March, 2023 and other information given below, prepare a Trading and Profit & Loss Account for the year ended 31st March, 2023 and the Balance Sheet as on that date.

Shri B K Das-ৰ তলত উল্লেখ কৰা 31 মাৰ্চ, 2023 তাৰিখৰ উদ্ভূত মিলনপত্ৰ আৰু অন্যান্য তথ্যৰ পৰা 31 মাৰ্চ, 2023 তাৰিখত অন্তৰ্গত বছৰটোৰ বাবে ক্ৰয় বিক্ৰয় হিচাপ, লাভ লোকচান হিচাপ আৰু উক্ত তাৰিখত উদ্ভূত-পত্ৰ প্ৰস্তুত কৰা।

Dr. Trial Balance (উদ্ভূত মিলনপত্ৰ)		Cr.	
Particulars	Amount (Rs.)	Particulars	Amount (Rs.)
Opening Stock আৰম্ভণী মজুতপণ্য	25,000	Sales বিক্ৰয়	1,16,600
Purchases ক্ৰয়	80,000	Outstanding Wages অপ্ৰদত্ত মজুৰী	1,000
Sales Return বিক্ৰী ফিৰং	2,000	Creditors পাওনাদাৰ	15,000
Carriage Inward অন্তৰ্গামী পৰিবহণ ব্যয়	2,000	Capital মূলধন	35,000
Carriage Outward বহিৰ্গামী পৰিবহণ ব্যয়	1,000	Purchases Returns ক্ৰয় ফিৰং	1,000
Wages মজুৰী	10,000	Discount Received বাট্টা প্ৰাপ্ত	1,000
Salaries দৰমহা	14,000		
Insurance বীমা	1,200		
Prepaid Advertising আগতীয়া বিজ্ঞাপন	400		
Advertising (বিজ্ঞাপন)	2,000		
Debtors (দেনাদাৰ)	20,000		
Cash (নগদ)	2,000		
Machinery (যন্ত্ৰপাতি)	10,000		
	1,69,600		1,69,600

Adjustments :

সংযোজন :

(i) Outstanding Salary Rs. 1,000

অপ্রদত্ত দৰমহা Rs. 1,000

(ii) Closing Stock Rs. 30,000

সামৰণী মজুতপণ্য Rs. 30,000

(iii) Prepaid Insurance Rs. 300

আগতীয়া বীমা Rs. 300

(b) On 1.1.2022, Ahuja & Co. purchased a plant on hire purchase system. The cash price of the plant was Rs. 25,000. The payment was to be made Rs. 5,000 down and the balance by five instalments of Rs. 4,000 per year with interest at 5% p.a.

You are required to prepare necessary ledger accounts in the books of Ahuja & Co., assuming depreciation to be written off at 5% annually on straight line method.

Ahuja & Co.-এ 1.1.2022 তাৰিখে ভাড়া ক্ৰয় পদ্ধতিত এক যন্ত্ৰ কিনিছিল। যন্ত্ৰৰ নগদ মূল্য হৈছে 25,000 টকা। চুক্তিমতে 5,000 টকা তাৎক্ষণিকভাৱে আদায় দিয়া হ'ব। বাকী টকাখিনি প্ৰতিবছৰে 5% সুতৰ হাৰত 4,000 টকাকৈ কিস্তি হিচাপে আদায় দিয়া হ'ব।

Ahuja & Co.-ৰ বহীত প্ৰয়োজনীয় হিচাপ বনোৱা। অৱক্ষয় সৰলৰৈখিক পদ্ধতিৰে বছৰি 5% হাৰত ধাৰ্য্য কৰা হৈছে।

(c) Explain in brief Accounting Standard 2. Discuss the procedure of setting Accounting Standards in India.

3+7=10

হিচাপকৰণৰ মানসমূহ-2 (AS-2) চমুকৈ ব্যাখ্যা কৰা। ভাৰতত হিচাপৰ মানক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত থকা পদ্ধতি আলোচনা কৰা।

(d) Vishal Traders Ltd. of Tezpur sends goods to its Kolkata branch at cost plus 25%. From the following particulars, prepare the necessary Ledger Accounts in the books of the Head Office under Stock and Debtors system :

তেজপুৰ Vishal Traders Ltd. এ তাৰ কলকাতা শাখালৈ ক্ৰয়মূল্যৰ ওপৰত 25% যোগ কৰি বস্তু প্ৰেৰণ কৰে। তলত দিয়া, বিৱৰণৰ পৰা, 'মজুতপণ্য আৰু দেনাদাৰ' পদ্ধতিত মুখ্য কাৰ্যালয়ৰ বহীত প্ৰয়োজনীয় খতিয়ন প্ৰস্তুত কৰা :

Particulars	Amount (Rs.)
Opening Stock at Branch at cost to Branch শাখাৰ ক্ৰয় মূল্যত শাখাত আৰম্ভণী মজুত পণ্য	30,000
Goods send to Branch at invoice price বিক্ৰয় মূল্যত শাখালৈ পঠোৱা সামগ্ৰী	1,50,000
Loss in transit at invoice price বিক্ৰয় মূল্যত পথত লোকচানৰ পৰিমাণ	15,000
Pilferage at invoice price বিক্ৰয় মূল্যত চুৰিৰ পৰিমাণ	8,000
Normal loss through wastage at invoice price বিক্ৰয় মূল্যত অপচয়জনিত স্বাভাবিক লোকচান	4,000
Cash sales at Branch শাখাত নগদ বিক্ৰয়	2,40,000
Expenses খৰচ	60,000
Closing Stock at Branch at Cost to Branch শাখাৰ ক্ৰয় মূল্যত শাখাত সামগ্ৰী মজুত পণ্য	45,000
Recovered from Insurance company against loss in transit পথত লোকচানৰ বিপৰীতে বীমা কোম্পানীৰ পৰা প্ৰাপ্ত	15,000

(e) Explain how revenue is recognised as per AS-9.

AS-9 ৰ মতে ৰাজস্ব কেনেকৈ চিহ্নিত কৰা হয় ব্যাখ্যা কৰা।

(f) Explain the rights of Hire purchaser and Hire vendor under Hire Purchase System. 5+5=10

ভাড়া ক্ৰয় পদ্ধতিত ভাড়া ক্ৰেতা আৰু ভাড়া বিক্ৰেতাৰ অধিকাৰসমূহ ব্যাখ্যা কৰা।

Total number of printed pages-8

4 (Sem-1/CBCS) BUSL

2023

COMMERCE

(Honours Core)

Paper : COM-HC-1026

(Business Laws)

Full Marks : 80

Time : Three hours

**The figures in the margin indicate
full marks for the questions.**

Answer either in English or in Assamese.

1. Choose the correct answer of the following :
(any ten) $1 \times 10 = 10$

নিম্নোক্ত বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(যিকোনো দহটাৰ)

(a) A contract with minor is an example of
নাবালকৰ সৈতে চুক্তি হৈছে ইয়াৰ এক উদাহৰণ

(i) valid contract

বৈধ চুক্তি

(ii) void contract

বাতিল চুক্তি

Contd.

(iii) voidable contract

বাতিলযোগ্য চুক্তি

(iv) illegal contract

অবৈধ চুক্তি

(b) In which state of India, the Sale of Goods Act, 1930 is not applied

ভাৰতৰ কোন খন ৰাজ্যত সামগ্ৰী বিক্ৰী আইন, 1930
প্ৰয়োগ কৰা নহয়

(i) Assam

অসম

(ii) Sikkim

ছিকিম

(iii) Jammu and Kashmir

জম্মু আৰু কাশ্মীৰ

(iv) Goa, Daman, and Diu

গোৱা, দমন আৰু দিউ

(c) The Limited Liability Partnership Act came into force on :

সীমিত দেনা অংশীদাৰী আইন কোন তাৰিখৰ পৰা বলবৎ
হৈছে :

(i) 31st March, 2008

৩১ মাৰ্চ, ২০০৮

(ii) 31st March, 2009

৩১ মাৰ্চ, ২০০৯

(iii) 1st April, 2009

১ এপ্ৰিল, ২০০৯

(iv) 31st July, 2009

৩১ জুলাই, ২০০৯

(d) The Indian Partnership Act came into force on :

ভাৰতীয় অংশীদাৰী আইন কোন তাৰিখৰ পৰা বলবৎ
হৈছে :

(i) 1st October, 1932

১ অক্টোবৰ, ১৯৩২

(ii) 31st October, 1932

৩১ অক্টোবৰ, ১৯৩২

(iii) 1st November, 1932

১ নৱেম্বৰ, ১৯৩২

(iv) 1st December, 1932

১ ডিচেম্বৰ, ১৯৩২

(e) The Right to Information Act, 2005 came into force on :

তথ্যৰ অধিকাৰ আইন, ২০০৫ কোন তাৰিখৰ পৰা বলবৎ
হৈছে —

(i) 12th March, 2005

১২ মাৰ্চ, ২০০৫

(ii) 12th July, 2005

১২ জুলাই, ২০০৫

(iii) 12th October, 2005

১২ অক্টোবৰ, ২০০৫

(iv) 12th November, 2005

১২ নৱেম্বৰ, ২০০৫

(f) Not all agreements are contracts.

সকলো বন্দবস্ত চুক্তি নহয়।

(i) Correct (শুদ্ধ)

(ii) Incorrect (অশুদ্ধ)

(g) Offer is defined u/s 2 (a) of the Contract Act, 1872.

প্ৰস্তাৱ চুক্তি আইন, ১৮৭২ ৰ ২ (ক) অনুসৰি সংজ্ঞায়িত কৰা হৈছে।

(i) Correct (শুদ্ধ)

(ii) Incorrect (অশুদ্ধ)

(h) The Principal Debtor is the person who gives a guarantee in a guarantee contract.

জামিন চুক্তিত জামিন দিয়া ব্যক্তিজন হ'ল মূল ঋণগ্ৰহীতা।

(i) Correct (শুদ্ধ)

(ii) Incorrect (অশুদ্ধ)

(i) There are two parties in a bill of exchange.

বিনিময় বিলৰ দুটা পক্ষ থাকে।

(i) Correct (শুদ্ধ)

(ii) Incorrect (অশুদ্ধ)

(j) The Chief Information Commissioner under the Right to Information Act is appointed by the President of India.

তথ্য অধিকাৰ আইন অনুসৰি মুখ্য তথ্য আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(i) Correct (শুদ্ধ)

(ii) Incorrect (অশুদ্ধ)

2. Answer of the following questions : $2 \times 5 = 10$

নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ লিখা :

(a) What is void agreement ?

বাতিল বন্দবস্ত কাক বোলে ?

(b) What is Contract of Indemnity ?

ক্ষতিপূৰণৰ চুক্তি মানে কি ?

(c) What is unpaid seller ?

অপ্ৰদত্ত বিক্ৰেতা কোন ?

(d) Write any two differences between sale and agreement to sell.

বিক্ৰী আৰু বিক্ৰী বন্দবস্তৰ মাজত যিকোনো দুটা পাৰ্থক্য লিখা।

(e) State different types of negotiable instrument.

হস্তান্তৰযোগ্য দলিলৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।

3. Answer **any four** of the following questions :

5×4=20

নিম্নলিখিত প্ৰশ্নবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ লিখা :

(a) Write the essentials of a valid acceptance.

বৈধ স্বীকৃতিৰ অত্যাৱশ্যকীয় উপাদানসমূহ লিখা।

(b) Distinguish between Conditions and Warranties.

মুখ্য চৰ্তসমূহ আৰু গৌণ চৰ্তসমূহৰ মাজত পাৰ্থক্য লিখা।

(c) Mention the penalties that can be imposed on a Public Information Officer for failing to provide information.

যথা সময়ত তথ্য যোগান ধৰিব নোৱাৰিলে ৰাজহুৱা তথ্য বিষয়াৰ ওপৰত কেনেধৰণৰ জৰিমনা বিহা হয়।

(d) State the liabilities of partners under the Limited Liability Partnership Act.

সীমিত দেনা অংশীদাৰী আইনৰ অধীনত অংশীদাৰৰ দেনাবোৰ উল্লেখ কৰা।

(e) Explain the procedures of registration of partnership firm.

অংশীদাৰী প্ৰতিষ্ঠানৰ পঞ্জীয়নৰ কাৰ্যপ্ৰণালীসমূহ ব্যাখ্যা কৰা।

(f) Distinguish between bills of exchange and promissory note.

বিনিময় বিল আৰু প্ৰতিশ্ৰুতি পত্ৰৰ মাজত পাৰ্থক্য লিখা।

4. Answer **any four** of the following questions in **600** words each : 10×4=40

নিম্নলিখিত প্ৰশ্নবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ লিখা :
(প্ৰতিটো ৬০০ শব্দৰ ভিতৰত)

(a) What is quasi contract? Describe the rules relating to quasi contracts.

2+8=10

সদৃশ চুক্তি কাক বোলে? সদৃশ চুক্তি সম্পৰ্কীয় নিয়মবোৰ বৰ্ণনা কৰা।

(b) Discuss the rights and duties of bailor.
জিম্মাদাতাৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰা।

(c) What is Contract of Sales? State the essentials of a Contract of Sale.

2+8=10

বিক্ৰীৰ চুক্তি কি? বিক্ৰী চুক্তিৰ অত্যাৱশ্যকীয় বিষয়সমূহ উল্লেখ কৰা।

(d) (i) Distinguish between holder and holder-in-due course. 5+5=10

ধাৰক আৰু যথাবিহিত ধাৰকৰ মাজত পাৰ্থক্য লিখা।

(ii) Distinguish between bill of exchange and cheque.

বিনিময় পত্ৰ আৰু ধনাদেশৰ মাজত পাৰ্থক্য লিখা।

- (e) Define partnership. Explain the different types of partners. 2+8=10

অংশীদারিত্বৰ সংজ্ঞা লিখা। অংশীদাৰৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা।

- (f) State the features of limited liability partnership. Distinguish between limited liability partnership and company. 5+5=10

সীমিত দেনা অংশীদারিত্বৰ বৈশিষ্ট্য বোৰ উল্লেখ কৰা।
সীমিত দেনা অংশীদাৰী আৰু কোম্পানীৰ মাজত পাৰ্থক্য দেখুওৱা।

- (g) What does Right to Information mean? State the process of obtaining information under RTI. 2+8=10

তথ্যৰ অধিকাৰ বুলিলে কি বুজা? তথ্যৰ অধিকাৰ আইনৰ অধীনত তথ্য আহৰণ কৰা পদ্ধতিটো উল্লেখ কৰা।

- (h) Explain different forms of dissolution of partnership firm.

অংশীদাৰী প্ৰতিষ্ঠান এখনৰ অৱসায়নৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা।